



	Net Cash Flow from Operating Activities (A)	(791.10)	(0.67
в.	CASH FLOW FROM INVESTING ACTIVITIES	89	3
	Payment for acquisition of Property, Plant and Equipment & Capital WIP	(249.24)	
	Interest Received	7.81	
	Net Cash Flow from Investing activities (B)	(241.43)	2
	CASH FLOW FROM FINANCING ACTIVITIES	87	
	Interest Paid	(284.03)	
	Payment of Lease Liabilities	(64.94)	
	Net Change in Borrowings	2,118.56	3.00
	Net Cash Flow from Financing activities (C)	1,769.59	3.00
	Net increase/(decrease) in Cash and Cash Equivalents (A+B+C)	737.07	2.33
	Opening Balance Cash and Cash Equivalents	4.32	1.99
	Addition as at 01.04.2022 on account of de-merger of Paint business	1,001.61	0
	Re-stated Balance as at 01.04.2022	1,005.93	1.99
	Closing Balance Cash and Cash Equivalents	1,742.99	4.32
Con	nponents of Cash and Cash Equivalents		į.
D-		As at	As at
Particulars		30th Sept, 2022	31st March, 2022
	ences with Danks	4.220.0e	9-77

















ARIHANT TOURNESOL LIMITED

(CIN: L15315MH1991PLC326590) ("ATL" / "TARGET COMPANY"/ "TC")

Registered Office: Plot No. B-3, In Front of Shakti Tyres, MIDC Ph-1, Akola - 444001, Maharashtra, India Phone No. +91-22-62434646; Email id: info@arihanttournesol.com; Website: www.arihanttournesol.com

Date	03.01.2023	
Name of the Target Company	Arihant Tournesol Limited	
Details of the Offer pertaining to Target Company	Open Offer to acquire up to 25,73,558 Equity Shares of Rs. 10/- each representing 26.00% of the total equity and voting share capital of the Target Company, to be acquired by the Acquirer, at a price of Rs. 1.50/- per Equity share payable in cash in terms of Regulation 3(1) and Regulation 4 of the SEBI (SAST) Regulations, 2011.	
Name(s) of the Acquirer	Mr. Anubhav Agarwal	
Name of the Manager to the offer	Navigant Corporate Advisors Limited	
Members of the Committee of Independent Directors ("IDC")	Chairman: Sameer Madhukar Joshi Member: Karthyayani Narayanan Kutty	
IDC Member's relationship with the Target Company (Director, Equity shares owned, any other contract/ relationship), if any	IDC Members are the Independent Directors of the Target Company. Neither Chairman not Member of IDC holds any equity shares in the Target Company. None of them have entered into any other contract or have other relationship with the Target Company.	
Trading in the Equity shares/other securities of the Target Company by IDC Members	No trading has been done by the IDC Members in the equity shares/ other securities of the Target Company.	
IDC Member's relationship with the acquirer (Director, Equity shares owned, any other contract / relationship), if any.	None of the IDC Members have any relationship with the Acquirer.	
Trading in the Equity shares/other securities of the acquirer by IDC Members	Not Applicable	
Recommendation on the Open offer, as to whether the offer, is or is not, fair and reasonable		
Summary of reasons for recommendation	IDC recommends acceptance of the Open offer made by the Acquirer as the Offer price of Rs. 1.50/- per fully paid -up equity share is fair and reasonable based on the following reasons:	

profitability of the Company.

. The Offer price appears to be reasonable considering negative book value & negative

2. The offer price of Rs. 1.50/- per fully paid -up equity share offered by the Acquirer is

3. The equity shares of the Target Company are infrequently traded shares within the

meaning of explanation provided in Regulation 2(i) of SEBI (SAST) Regulations, 2011.

The offer price of Rs. 1.50/- per fully paid -up equity share offered by the Acquirer is

For Arihant Tournesol Limited

Chairman-Committee of Independent Directors

Sameer Madhukar Joshi

DIN: 08415157

equal to price paid by Acquirer in SPA to Sellers and for shares acquired of Target

The Singareni Collieries Company Limited (A Government Company) Regd. Office: KOTHAGUDEM - 507101, Telangana.

E-PROCUREMENT TENDER NOTICE Tenders have been published for the following Services / Material Procurement through e-procurement platform. For details, please visit https://tender.telangana.gov.in - or - https://www.sccimines.com NIT/Enquiry No.- Description / Subject - Last date and time for Submission of bid(s) E192200397- Providing of 1 (One) No. of Mahindra Marazzo AJC Car of Model M6 Plus, BS6 Norms for use at O/o Chief Security Officer of SCCL for a period of 4 (Four) years with a Clause for 1 year extension based on condition performance of the Vehicle & requirement of SCCL on hire basis under Unit Rate System - 24.01.2023- 10:00 A.M. E032200326 - Procurement of Ophthalmology Items and IOLs for use at SCCL Hospitals on rate contract

basis for a period of 1 year - 11.01.2023 - 17:00 Hrs. E072200353 - Procurement of Capital items like Anemometer, Oxymeter, Toximeter, Multigas detectors and Methano Meter - 11.01.2023 - 17:00 Hrs. E042200396 - Procurement of GRP Bolts on RC basis for two years period through Tender Cum-Reverse auction against Open enquiry - 13.01.2023 - 17:00 Hrs. (General Manager (Material Procurement

NIT/Enquiry No.- Description / Subject / Estimated Contract Value - Last date and time CRPICVL/COR/TN-63/2022-23, Dt.28.12.2022 - Construction of Dining Hall Shed, Trough, Stage, Dias, Kitchen Shed etc., at CER Club at Ganeshpuram area, Kothgagudem Corporate, Bhadradri Kothagudem Dist., (Invited unde earmarked works-Contractors belonging to ST community only are eligible) - Rs. 52,58,083/- 12.01.2023 - 4:30 P.M. CRPICVLIMING/TN-64/2022-23, Dt.28.12.2022 - Construction of Rock toe wall at the toe of the dump yard of PKOC to control soil erosion at PKOC Mine at Manuguru Area, Bhadradn Kothagudem Dist, Telangana State-Rs.77.67.9701-12.01.2023-4:30 P.I CW/KGM/e-52/2022-23, Dt 28.12.2022 - Repairs to existing sheds material, cable storage shed and receipt & inspection section sheds including replacement of AC sheets etc., in Central Store, Kothagudem Corporate Bhadradri kothagudem District, Telangana State 25,54,661/- 13,01,2023- 4:00P.M. General Manager (Civil)

line due to widening of existing BT Road from post office to Palachettu Hanuman temple at Mandamam area - 12.01.2023-4:30 P.M. CW/RD/e-71/2022-23, Dt.27.12.2022 - Construction of compound wall with pre-stressed pre cast concrete posts and panels in proposed area workshop complex at 3 Incline kothagudem A.G.M (Civil) KGM area-Rs.28,800/- 11.01.2023-4:30 P.M. CW/STPP/E-11/T-22/2022-23, Dt.24.12.2022 - "Repairs to the damaged road along 2.00 TMC

water supply pumping main to STPP near Devulawada (V), Kotapalli mandal, Mancherial District

MMR/CVL/E-MM/T-69/2022-23 - Replacement of 8 inch AC pipe line with OD 250 mm dia HDPE pipe

PR/2022-23/MP/CVL/71 DIPR R.O. No.: 1121-PP/CL-AGENCY/ADVT/1/2022-23

Telangana State" - Rs. 33, 32, 207/- 09.01, 2023-4:30 P.M.

PICICI

PRUDENTIAL

MUTUAL FUND

JETARAKKI KAREIN!

GLITTEK GRANITES LTD CIN:L14102KA1990PLC023497 Regd.Office: 42,KIADB Industrial Area Hoskote-562 114 (Karnataka) E-mail: info@glittek.com, Web: www.glittek.com

NOTICE

Pursuant to Regulation 29 read with Regulation 47 of the SEBI (LODR) Regulation, 2015, Notice is hereby given that a Meeting of the Board of Directors or the Company will be held on the **Wednesday**, 25th day of January, 2023 at 11.00 A.M. inter alia to consider and approve the Unaudited (Provisional) Financial Results of the Company for the 3rd quarter and nine months ended 31st December, 2022. The said Notice may be accessed on the

Company's website at www.glittek.com and may also be accessed on the Stock Exchange websites www.bseindia.com. For Glittek Granites Ltd.

Place: Hoskote Lata Bagr Date: 03.01.2023 Company Secretary

CALCOM VISION LIMITED

CIN: L92111DL1985PLC021095 Regd. Office: C-41, DEFENCE COLONY, NEW DELHI-110024

Tel: 0120-2569761, E-mail: corp.compliance@calcomindia.com, Website: www.calcomindia.com

ANNOUNCEMENT OF RESULTS OF POSTAL BALLOT Pursuant to the provision of Section 110 of the Companies Act, 2013 read with Rule 20 & 22 of the Companies (Management and Administration) Rules 2014 and Regulation 44 of the Securities and Exchange Board of India (Listing Obligations & Disclosure Requirements), Regulations, 2015 as amended postal ballot through Re-mote e-voting system only in accordance with Ministry of Corporate Affairs (MCA) General Circular No. 14/2020 dated 08-04-2020, 17 2020 dated 13-04-2020, 22/2020 dated 15-06-2020, 33/2020 dated 28-09-2020 and 39/2020 dated 31-12-2020 and 10/2021 dated 23-06-2021 and 03/2022 dated 05-05-2022 (the "MCA Circular") in view of COVID-19 pandemic and any other applicable laws and regulations respectively on the proposed Special Resolution as set out in the Postal Ballot Notice dated 29-11-2022. The Board of Directors of the Company had appointed Mr. Sandeep Kansal, Practicing Company Secretary (C.P. No. 3472) as the scrutinizer (the "Scrutinizer") to conduct

The Scrutinizer has submitted his report on 03rd January, 2023. As per the said report, the following results were announced by the Company Secretary of the Company on 03rd January, 2023 and the same was uploaded at the website of the Company i.e. www.calcomindia.com. The results of the Postal Ballot are as follows

the Postal Ballot voting through remote e-voting process in a fair and

S. No.	Particulars	Resolution	% of Total Valid Votes Cast in favour of the Resolutions
1	Appointment of Mr. Akhauri Rajesh Sinha (DIN: 03566720) as a Non- Executive Independent Director of the Company.	Special	99.99%

was conducted stands approved by the shareholders with the requisite majority as a Special Resolution.

For Calcom Vision Limited Aayushi Jindal

Place: Greater Noida Date: 03rd January 2023

transparent manner.

Company Secretary & Compliance Officer

ICICI Prudential Asset Management Company Limited Corporate Identity Number: U99999DL1993PLC054135

Addl.GM (Civil) STPP

Registered Office: 12th Floor, Narain Manzil, 23, Barakhamba Road, New Delhi - 110 001. Corporate Office: One BKC, 13th Floor, Bandra Kurla Complex, Mumbai - 400 051. Tel.: +91 22 2652 5000, Fax: +91 22 2652 8100, Website: www.iciciprumf.com, Email id: enquiry@icicipruamc.com

Central Service Office: 2nd Floor, Block B-2, Nirlon Knowledge Park, Western Express Highway, Goregaon (E), Mumbai - 400 063. Tel.: 022 2685 2000 Fax: 022 26868313

Notice-cum-addendum to Scheme Information Document (SID) and Key Information Memorandum (KIM) of ICICI Prudential Fixed Maturity Plan - Series 88 - 1199 Days Plan Q (the Scheme) Investors are requested to note that New Fund Offer (NFO) period of the Scheme has

been extended till January 10, 2023. Transfer cheques and Real Time Gross Settlement (RTGS) requests will be accepted till

the end of business hours on January 10, 2023. Switch-in requests from Debt Schemes will be accepted up to January 10, 2023 till cut off time (specified for switch outs in the source scheme).

MICR Cheques, Outstation Cheques, Outstation Demand Drafts and Switch-in requests from equity schemes will not be accepted.

All other provisions of the SID/KIM of the Scheme shall remain unchanged. The investors are requested to note the above.

For ICICI Prudential Asset Management Company Limited

Place: Mumbai Date: January 3, 2023 **Authorised Signatory**

No. 001/01/2023

To know more, call 1800 222 999/1800 200 6666 or visit www.iciciprumf.com Investors are requested to periodically review and update their KYC details along with their mobile number and email id.

To increase awareness about Mutual Funds, we regularly conduct Investor Awareness Programs across the country. To know more about it, please visit https://www.iciciprumf.com or visit AMFI's website https://www.amfiindia.com

Mutual Fund investments are subject to market risks, read all scheme related documents carefully.



AMINES & PLASTICIZERS LTD.

Reg. Office: T-11, Third Floor, Grand Plaza, Paltan Bazar, G.S.Road, Guwahati - 781008, Assam. Corp. Office: D/6 Shiv Sagar Estate, Dr. Annie Besant Road, Worli, Mumbai - 400 018 | Phn : 022 62211000 CIN: L24229AS1973PLC001446, Website: www.amines.com E-mail: legal@amines.com

(for the attention of Equity Shareholders of the Company) Sub.: Transfer of Equity Shares of the Company to Investor Education and Protection Fund (IEPF)

NOTICE

This notice is published pursuant to the provisions of the Investor Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016, as amended ("IEPF Rules"). The Rules, amongst other matters, contain provisions for transfer of all shares, in respect of which dividend has not been paid or claimed for seven consecutive years or more, in the name of the Investor Education and Protection Fund (IEPF)Authority. Adhering to the various requirements set out in IEPF Rules, the Company has, so far, transferred to

IEPF Authority, on respective due dates, all shares in respect of which dividend(s) for the financial year 2014-15 or before had remained unpaid or unclaimed for a period of seven consecutive years or more The Company has now, vide its letter dated December 27, 2022 communicated individually to the concerned shareholders whose shares are liable to be transferred to IEPF Authority during the financial year 2023-24 for taking appropriate action.

The Company has uploaded full details of such shareholders and shares due for transfer to IEPF Authority on its website at www.amines.com. Shareholders are requested to refer to the web-link http:// /www.amines.com/iepf.html to verify the details of unencashed dividends and the shares liable to be

Shareholders may note that both the unclaimed dividend and the shares transferred to IEPF Authority including all benefits accruing on such shares, if any, can be claimed back by them from IEPF Authority after following the procedure prescribed under the Rules. It may be noted that no claim shall lie agains the Company in respect of unclaimed Dividend and Shares transferred to IEPF pursuant to IEPF Rules. The Shareholders can claim both unclaimed Dividend and Shares transferred to demat accoun

of IEPF Authority by making an online application to IEPF Authority, for which the details are available The concerned shareholders, holding shares in physical form and whose shares are liable to be transferred to IEPF Authority, may note that the Company would be issuing new share certificate(s in lieu of the original share certificate(s) held by them for the purpose of dematerialisation and transfer

of shares to IEPF Authority as per the Rules and upon such issue, the original certificate(s) which stands registered in their name will stand automatically cancelled and be deemed non-negotiable. The shareholders may note that the details uploaded by the Company on its website shall be deemed to be adequate notice in respect of issue of new certificate(s) by the Company for the purpose of transfer of shares to IEPF Authority pursuant to the Rules.

In case the Company does not receive any communication from the concerned shareholders by Apri 05, 2023, the Company shall, with a view to complying with the requirements set out in the Rules, dematerialise and transfer the shares to IEPF Authority by way of corporate action by the due date

Place: Mumbai

Date : January 02, 2023

as per procedure stipulated in the Rules In case the shareholders have any queries on the subject matter and the Rules, they may contact Ms. Chetana Badwania, RTA Executive, Link Intime India Pvt. Ltd, Company's Share Transfer Agents At C-101, 247 Park, LBS Marg, Vikhroli (West), Mumbai - 400083, Tel : 022 49186000; Fax - 022 49186060; Email: iepf.shares@linkintime.co.in.

For Amines and Plasticizers Limited

Ajay Puranik President (Legal) & Company Secretary

FCS 4288

financialexp.epar.in

higher than the Fair Value of equity share of the Target Company which is Rs. 1.00/-(Rupees One only) as certified by Alpa N. Dhami, Independent Valuer, (Membership No. 102514), Proprietor of A. N. Dhami, Chartered Accountants, having their office situated at 503, Iccha Kutir, Vayudevyta Complex, Devidas Road, Borivali West, Mumbai-400103; Tel. No: +91 9819593929; Email: alpa.dhami@gmail.com vide valuation certificate dated November 11, 2022. The said valuation is carried out considering accepted valuation methodologies as approved by the Hon'ble Supreme

court for the merger of TOMCO and HLL. Keeping in view above facts IDC is of opinion that Open Offer price is fair and reasonable and is in accordance with the relevant regulations prescribed in the Takeover Code and

prima facie appear to be justified. Details of Independent Advisors, if None


any.

Any other matter to be highlighted

To the best of our knowledge and belief, after making proper enquiry, the information contained in or accompanying this statement is, in all material respect, true and correct and not misleading, whether by omission of any information or otherwise, and includes

all the information required to be disclosed by the Target Company under the SEBI (SAST) Regulations. Capitalized terms used in this announcement, but not defined, shall have the same meaning assigned to them in the PA, DPS and LOF.

Place: Mumbai Date: 03.01.2023



৪ জানুৱাৰী, ২০২৩ ∎বুধবাৰ ■ ১৯ পুহ, ১৯৪৪ শক

অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক সঁহাৰি, মঙলবাৰৰ ছবি

মেৰাপানীত অনা অসমীয়া ব্যৱসায়ীৰ গুন্দাগিৰি

কণমানি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত

মেৰাপানীত এটি কণমানি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে মেৰাপানীত। চিচি টিভিৰ কেমেৰাত বন্দী হোৱা মাৰপিটৰ ভয়াৱহ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰহাৰ কৰাৰ লগতে শিশুটিৰ গালত প্ৰচণ্ড চৰ শোধাই

দৈনন্দিন বাৰ্তাৰ সেৱা, মেৰাপানী, ৩ জানুৱাৰী ঃ পিতৃ-মাতৃহীন শিশুটিক কেই মাহমানৰ পূৰ্বে মেৰাপানীৰে দীপক দাস নামৰ এজন ব্যৱসায়ীয়ে তুলি লৈ নিজৰ পৰিয়ালৰ সৈতে ৰাখিছিল। আহত শিশুটিক মেৰাপানী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, শিশুটিৰ ওপৰত চলা এই নিৰ্যাতনৰ কাহিনী সংবাদ মাধ্যম আৰু সামাজিক মেৰাপানী থানাৰ অন্তৰ্গত মেৰাপানী ফৰেষ্ট ভিলেইজৰ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত শিশুটিক নিৰ্যাতন এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা লক্ষ্মী শ্বাহ চলোৱা ব্যক্তিজনক শাস্তিৰ দাবী তুলিছে বিভিন্ন দল-নামৰ এজন ব্যক্তিয়ে এডাল কাঠেৰে শিশুটোৰ মূৰত সংগঠনে। নিৰ্যাতিত শিশুটিয়ে ন্যায় পোৱাৰ ক্ষেত্ৰত আৰু শৰীৰৰ বিভিন্ন স্থানত প্ৰহাৰ কৰি আহত কৰে। সহায় কৰিবলৈ গোলাঘাট জিলাৰ শিশু সুৰক্ষা সমিতিক অনা অসমীয়া ব্যৱসায়ী লক্ষ্মী শ্বাহে সামান্য কথাতে আহান মজাইছে মেৰাপানীৰ সচেতন মহলে। ইফালে, মেৰাপানী আৰক্ষীয়েও অভিযুক্ত লক্ষ্মী শ্বাহক বিচাৰি আহত কৰে। উল্লেখ্য যে, গৰঙা চাহ বাগিচা অঞ্চলৰ অভিযান চলাই যদিও বৰ্তমানলৈকে পলাতক হৈ আছে।

বৰপেটাত ভাৰতীয় কমিনিউষ্ট পাৰ্টীৰ (মাৰ্ক্সবাদী) বিশাল জনসমাৱেশ

চায়াৰাম ছোৱালী শিক্ষা অনুষ্ঠানৰ খেলপথাৰত ভাৰতীয় কমিনিউষ্ট পাৰ্টীৰ (মাৰ্ক্সবাদী) বিশাল জনসমাৱেশৰ আয়োজন কৰে। জনসমাৱেশত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, হেমেন দাস, অসম ৰাজ্যিক কমিটী চিপিআই (এম)ৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু বহুতো দলীয় নেতা কৰ্মী। খাদ্য- সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছসহ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অনুষ্ঠিত হয় এই গণ সমাৱেশ। ধর্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰু চৰকাৰৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে দলটোৱে গণ সমাৱেশ অনুষ্ঠিত কৰে। হেমেন দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ আদিকে ধৰি কে'বাজনো জ্যেষ্ঠ বামপন্থী নেতাই গণ সমাৱেশত অংশ লৈ ৰাজ্য চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনস্বাৰ্থবিৰোধী বাগৰ চলি থকা বুলি মন্তব্য কৰে হেমেন দাসে।

জনজীৱনৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত বৰপেটাৰ দুৰ্ভোগ ভূগিবলগীয়া হৈছে বুলি গণ সমাৱেশত অংশ লোৱা চিপিআই (এম) নেতাসকলে অভিযোগ কৰে। ধনৰ অভাৱত ৰাজ্যৰ বিধায়কসকলে আজিলৈকে নিজৰ সমষ্টিৰ পথ এটাও নিৰ্মাণ কৰিব পৰা নাই বুলি অভিযোগ কৰে সৰভোগৰ চিপিআই (এম) দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। গণ সমাৱেশত অংশ লৈ চিপিআই (এম) দলৰ নেতা তথা ৰাজ্যৰ বয়োজ্যেষ্ঠ ৰাজনীতিক হেমেন দাসে ৰাজ্যত ভূমি জৰীপৰ দাবী তোলাৰ লগতে অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন মুখ্যমন্ত্ৰীৰ মুখতহে চলি থকা বুলি মন্তব্য কৰে। ইপিনে, সমষ্টি পুনর্গঠন সন্দর্ভত মন্তব্য দিবলৈ গৈ হেমেন দাসে কয় যে এইবোৰ বিজেপি দলৰ স্বাৰ্থতহে কৰিবলৈ লোৱা হৈছে। তেওঁ কয় যে বিজেপিয়ে বৰপেটাৰ সাংসদগৰাকীৰ লগতে ৰাজ্যৰ বহু বিধায়কক খিলঞ্জীয়া নহয় বুলি ভাবে।আনহাতে কংগ্ৰেছ দলে বিৰোধীৰ ভূমিকা পালনত ব্যৰ্থ হোৱাৰ লগতে দলটোৰ নিজৰ মাজতে যুঁজ-

কবি কংকন শৰ্মাৰ অনন্য প্ৰচেষ্টা! নলবাৰীৰ প্ৰেৰণা পুথিভঁৰালত বাইশগ্ৰাকী কবিৰ একত্ৰ সৃষ্টি 'শীত' শীর্ষক ব্যতিক্রম কবিতা উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা. পশ্চিম নলবাৰী. ৩ জানৱাৰী ঃ নৱবৰ্ষৰ প্ৰথম দিনটোতেই টিহু সাহিত্য গোষ্ঠীৰ উদ্যোগত ৰাজ্যখনৰ বাইশগৰাকী কবিৰ অনুভৱেৰে নিগৰা 'শীত' শীৰ্ষক এটি বিশেষ কবিতা আনষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নলবাৰী থভঁৰালৰ ২৩সংখ্যক বাৰ্ষিক অধিৱেশনত উন্মোচন কৰা হয় এই ব্যতিক্ৰমী কবিতাটি। বাইশগৰাকী কবিয়ে সামূহিকভাৱে লিখি উলিওৱা কবিতাটো উন্মোচন কৰে প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই। কবি কংকন শৰ্মাই সম্পাদনা কৰা কবিতাটোৰ কবিসকল ক্ৰমে— প্ৰীতিৰেখা দাস (বাংগালুৰু), হিমা কলিতা (হাৰিভাংগা), মৃণাল শৰ্মা (গুৱাহাটী), ভৱানী দেৱী (গুৱাহাটী), কৌশিক ৰাজবংশী (হাৰিভাংগা), মনিকংকনা দেৱী (গুৱাহাটী), বিনীতা দেৱী (পাঠশালা), পাপৰি দেৱী (টিহু), প্ৰিয়ম ৰাগিনী (নলবাৰী), ৰুহি কোঁৱৰ (নগাঁও), নিবেদিতা ডিম্পল (চামতা), নয়নমণি কলিতা (টিহু), মমী কলিতা (ৰূপদিগা), গীতাঞ্জলি বৰ্মন ডেকা (গুৱাহাটী), ৰূপালী বৈশ্য (নলবাৰী), চম্পাৰাণী হালৈ (গুৱাহাটী), প্ৰিয়ংকা প্ৰিয়া ভূএল (বঙাইগাঁও), দ্বিপেন মেনা (বেলশৰ), কংকন শৰ্মা (পাগলাদিয়া), হিয়া তালুকদাৰ (টিহু), ত্ৰৈলোক্য ডেকা (বাইহাটা)। উল্লেখ্য, কবিতাটোত কবিসকলে নিজৰ কাব্যিক অনভৱেৰে নিগৰোৱা ক্ষদ্ৰ স্তৱকক একত্ৰিত কৰি উক্ত 'শীত' শীৰ্ষক কবিতাটো সম্পাদনাৰে সৃষ্টি কৰা হয়। উক্ত অনষ্ঠানতে কবিসকলক এখনকৈ ফলাম গামোচাৰ লগতে মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। কবি প্রিয়ংকা প্রিয়া ভূএঞা, গীতাঞ্জলি বর্মন ডেকা, হিমা কলিতা, প্ৰিয়ম ৰাগিনীক শ্ৰেষ্ঠ, ৰঞ্জিতা দাস, মমী কলিতা, দ্বিপেন মেনা, নিবেদিতা ডিম্পলক দ্বিতীয় শ্ৰেষ্ঠ আৰু চম্পাৰাণী হালৈকতৃতীয় শ্ৰেষ্ঠ কবি হিচাপে নিৰ্বাচিত কৰা হয়। ইফালে, দহগৰাকী শিশু ক্ৰমে প্ৰিয়াংশী দেৱী, অঞ্জলি বৈশ্য, অনুষ্কা বৰ্মন, হিয়া তালকদাৰ, ত্ৰৈলোক্য ডেকা, ভিক্টোৰিয়া তালকদাৰ, অনিন্দ আকাশ শৰ্মা, সাগৰ প্ৰাজ্ঞ দেৱ চৌধুৰী, দীক্ষিত ভৰদ্বাজ আৰু তৃষা ভৰদ্বাজক উদ্গনি বঁটা প্ৰদান কৰা হয়। বৃহৎ আকৃতিত ছপা-বন্ধা কৰি এই 'শীত' শীৰ্ষক কবিতাটো ইতিমধ্যে প্ৰেৰণা পুথিভঁৰালত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

দিচাংমুখত ডিগ্ৰী কলেজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৭ জানুৱাৰীত নাগৰিক সভা

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি শিৱসাগৰ, ৩ জানুৱাৰী ঃ ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালৰে পৰা স্বাধীন ভাৰতৰ আজি ৭৫ বছৰীয়া প্ৰেক্ষাপটত বঞ্চিত হৈ আছে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ দিচাংমুখ। এক অনগ্ৰসৰ অঞ্চল। এই অঞ্চলৰ গাতে লাগি থকা দিখৌমুখ আৰু নিতাইপুখুৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ উন্নত কৰাৰ ক্ষেত্ৰত দুয়োটা স্থানতেই দুখনকৈ উচ্চ শিক্ষাৰ বাবে স্নাতক মহাবিদ্যালয় আছে। কিন্তু মধ্যাংশত থকা ইতিহাসপ্রসিদ্ধ দিচাংমুখত নহ'ল এখন ডিগ্ৰী কলেজ। যাৰ বাবে যুগ যুগ ধৰি এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভূগি ১২ৰ পৰা ২৪ কিলোমিটাৰ পথ দৈনিক অতিক্ৰম কৰি শিৱসাগৰ নগৰৰ বিভিন্ন মহাবিদ্যালয়ত স্নাতক শিক্ষা গ্ৰহণ কৰি আহিছে। ইফালে, আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক অনাতনৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ব লগীয়াত পৰিছে। দিচাংমুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ এক মহৎ উদ্দেশ্য আগত ৰাখি বিগত সময়ত বৃহত্তৰ দিচাংমুখ অঞ্চলৰ ৰাইজক সামৰি গঠন কৰা হৈছিল 'দিচাংমুখ ডিগ্ৰী কলেজ প্ৰতিষ্ঠা সমিতি'। কলেজ স্থাপনৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে অহা ৭ জানুৱাৰীত সমিতিখনে এখনি নাগৰিক সভাৰ আয়োজন কৰিছে। দিচাংমুখ বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই নাগৰিক সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি সমিতিৰ নেতৃত্বৰ পৰা জানিব পৰা গৈছে। ৰাইজক এই নাগৰিক সভাত অংশগ্ৰহণ কৰিবলৈ দিচাংমুখ ডিগ্ৰী কলেজ প্ৰতিষ্ঠা সমিতিৰ সভাপতি ডেম্বীৰাম পাংগিং, কাৰ্যকৰী সভাপতি ফিৰোজ খান আৰু সম্পাদক উমানন্দ মিলিয়ে অনুৰোধ জনাইছে।



ডিজিটেল সেৱা প্ৰদানকাৰী আৰু এগ্ৰিগেটৰ এপ 'শৈক্ষিক' মুকলি কৰাৰ মুহূৰ্তৰ ছবি, গুৱাহাটীত মঙলবাৰে

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপেটা, ৩ জানুৱাৰীঃ আৰ্থিক নীতিৰ পৰিণতিত দেশৰ জনসাধাৰণে চৰম

বঁটাৰ বাবে নাম ঘোষনা ৰ'দ আৰু

দৈনন্দিন বাৰ্তাৰ সেৱা, বালিচাং, ৩ জানুৱাৰী ঃ অসমৰ জনপ্ৰিয় তিনিমহীয়া আলোচনী ৰ'দ আৰু ৰ'দ গোষ্ঠীৰ উদ্যোগত আৰু ৰ'দ প্ৰকাশনৰ সহথোগত অহা ২৯ জানুৱাৰাত গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ৰ'দৰ বর্ষপূর্তি অনুষ্ঠান ২০২২-২৩। বিশ্বনাথ চাৰিআলি হিমালয় বিবাহ ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠান। ইতিমধ্যে অসমৰ কে'বাগৰাকীকৈ সন্মানীয় কবি-সাহিত্যিকক বঁটা প্ৰদান কৰাৰ ঘোষণা কৰাৰ লগতে চাৰিগৰাকীকৈ সাংবাদিকক ৰ'দৰ সংবাদসেৱী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰ'দ আৰু ৰ'দ গোষ্ঠীয়ে। ইতিমধ্যে ঘোষণা কৰা অনুসৰি বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, বেদেতীৰ খগেন মটক, বিশ্বনাথ চাৰিআলিৰ আমীৰ খান আৰু বালিচাঙৰ ৰমেশ চন্দ্ৰ চৰেণক প্ৰদান কৰিব ৰ'দৰ বিশেষ সংবাদসেৱীৰ বঁটা। এই খবৰ জানিব দিয়েৰ'দ আৰুৰ'দ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই। আগন্তুক বৰ্ষপৰ্তি অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি জনায় সম্পাদকগৰাকীয়ে।

ৰ'দৰ সংবাদসেৱী ৰ'দ গোষ্ঠীৰ

অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গ্ৰাহামপৰ আৰক্ষীৰ অভিযান কঁঠালগুৰিত বিলাসী বাহনত চাৰিটা গৰুসহ দুই সৰবৰাহকাৰীক আটক **দৈনন্দিন বাৰ্তাৰ সেৱা, তামাৰহাট, ৩ জানুৱাৰী ঃ** পৰা চাৰিটা চোৰাং গৰুৰ লগতে গো ব্যৱসায়ী দুজনক কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও থানাৰ অধীনস্থ আটক কৰিবলৈ সক্ষম হয়। পিছত নিশাৰ ভিতৰতে গৰুৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে পশুধনৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই যোৱানিশা আৰক্ষী চকীৰ অন্তৰ্গত কঁঠালগুৰি গাঁৱত এখন বিলাসী বাহনত চাৰিটা চোৰাং গৰুসহ দুটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে অসম-বংগ সীমান্তত সক্ৰিয় হৈ থকা পশুধনৰ চোৰাং ব্যাৱসায়ীৰ দল এটাই চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা এএছ ০২ কে ৬৭৬৮ নম্বৰৰ বিলাসী বাহন এখনৰ ডিকিত চাৰিটা উন্নত জাতৰ গৰু উঠাই বাংলাদেশলৈ চালান দিয়াৰ উদ্যেশ্যৰে লৈ গৈ আছিল। উক্ত খবৰ লাভ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যোৱানিশা অভিযান চলাই কঁঠালগুৰি নামৰ ঠাইত উক্ত বিলাসী বাহনখন জব্দ কৰে আৰু বাহনখনত তালাচী চলাই বাহনখনৰ ডিকিৰ

No. FA/TR/Tender /2022-23/1654

NOTICE INVITING TENDER

অসম জাতীয় বিদ্যালয় তর্ক প্রতিযোগিতাত বিজয়ী প্রতিযোগীসকল

Sealed Tenders are invited in prescribed form affixing a non-refundable Court Fee Stamp of Rs. 8.25 (Rupees Eight and paisa Twenty Five) only are invited from the registered contractors which will be received by the undersigned through a tender box till 12.01.2023 up to 3 PM (I.S.T.) and will be opened on 12.01.2023 at 3:30 P.M. (I.S.T.) in the O/o the Field Director, Manas Tiger Reserve, Barpeta Road for the following works stated below:

SI.	Name of work	Unit	Location	Estimated	Earnest Money
No.				Amount (in Rs)	details (in Rs)
1	Maintenance of Anti- poaching camps under under Bansbari Range of Manas Tiger Reserve.	20 nos.	Buraburi, Salbagan, Palshiguri, Bhatgali, Katajhar, Mainao, Old Naryanguri, New Naryanguri, Tinmile, Uchila Band, Sorfuli, Lotajhar, Kanchanbari, Moragyati, BD camp, Rhino camp, Langdangpara, Kadampukhuri, Bhumuk, Mathanguri.	60000/- per camp	1200/- (for General) & 600/- (for SC/ST/OBC) per camp.
2	Maintenance of Anti- poaching camps under under Kahitama Beat of Manas Tiger Reserve.	5 nos.	Songlapani, Mayanadi, Seguntol, Sidajhar, Magurjani.	60000/- per camp	1200/- (for General) & 600/- (for SC/ST/OBC) per camp.

In the event of any unusual occurrence due to strike, bandh, holiday etc. the same will be received and opened on the next working day at same place and same time.

The sealed Tender to be super cribbed in bold letters "TENDER FOR MAINTENANCE OF ANTI-POACHING CAMPAT RANGE/BEAT OF MANAS TIGER RESERVE".

Detailed NIT may be seen in all working days during office hours in the office of the undersigned. The Tender paper will be issued to the contractor or their authorized agent from 11.00 Hrs. to 17.00 Hrs. on all working days from 23.12.2022

The Tenderer should submit attested copy of up to date Contractor's Registration Certificate, Labour License, Registration of GST, Annual Turnover, PAN Card, Previous Experience Certificate, Financial Soundness Certificate, Income Tax return etc. along with the tenders. The Earnest Money should be deposited along with the filled up tender documents in the form of Fixed Deposit

pledged to Field Director, Manas Tiger Reserve, Barpeta Road, Assam from any Nationalized Bank The works need to be completed within 30 (thirty) days from the date of award of contract and payment will be

made only after completion of the works as per prescribed estimate and subject to availability of fund

Field Director, IPR(BTC)-836/2022 Manas Tiger Reserve

খুমটাই চাহ বাগিচাত আট্ছাৰ উত্তাল প্ৰতিবাদ কোম্পানীয়ে ক্ষতিপূৰণ হিচাপে পোৱা টকাৰ ২০ শতাংশ পক্ষ হুঁচিয়াৰ, আটছাৰ দাবী মানি লওক আদি বিভিন্ন শ্ল'গানেৰে

দৈনন্দিন বাৰ্তাৰ সেৱা, খুমটাই, ৩ জানুৱাৰী ঃ গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাত আজি আটছাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাদুলিপাৰ টি কোম্পানীৰ অধীনত ৬খন বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ উদ্যোগত দুঘন্টীয়া ধর্ণা কার্যসূচীৰে এই প্রতিবাদ কৰে। খুমটাই চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আটছাৰ বাদুলিপাৰ উপ-শাখাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেণ্ডযুক্ত পথৰ অধিগ্ৰহণ কৰাৰ বাদুলিপাৰ চাহ

শ্ৰমিকক দিয়াৰ ব্যৱস্থা কৰা, স্থায়ী চাহ শ্ৰমিকৰ ঘৰ, শৌচাগাৰ উত্তাল কৰি তোলে পৰিৱেশ।ইয়াৰ পিছত খমটাই বাগিচাৰ মখ্য শীঘ্ৰে নিৰ্মাণ কৰা, চাহ কৰ্মচাৰীৰ খালী পদত ১০০শতাংশ চাহ পৰিচালকৰ যোগেদি সঞ্চালকলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ শ্ৰমিকৰ শিক্ষিত যুৱক-যুৱতীক নিয়োগ কৰা, বাদুলিপাৰ চাহ কোম্পানীৰ অন্তৰ্গত ৬খন বাগিচাত ক্লাবঘৰ আৰু ক্ৰেছ হাউছ নিদিলে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ নিৰ্মাণ কৰা আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে প্ৰদান কৰে সংগঠনটোৱে। প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ বাগিচাখনৰ কয়লা কেলেংকাৰিৰ উচিত তদন্ত কৰি দোষীক গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল তুৰী, সঞ্জীৱ কুৰ্মী শাস্তি প্ৰদানৰ বাবে দাবী জনাই। প্ৰতিবাদকাৰীসকলে মালিক আৰু সংগঠনটোৰ আন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

কৰে। তেওঁলোকৰ দাবীসমূহৰ প্ৰতি মালিক পক্ষই সঁহাৰি

ঘগ্ৰাপাৰ হাইস্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ সামৰণি আত্মসচেতনতাৰ বিকাশ নঘটিলে কোনো

শিশুৰেই ব্যক্তিত্বৰ বিকাশ নঘটে ঃ মৃণালিনী দেৱী

দৈনন্দিন বাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৩ জানুৱাৰীঃ আত্মসচেতনতাৰ বিকাশ নঘটিলে কোনো শিশুৰেই ব্যত্তিত্বৰ বিকাশ নঘটে। ব্যত্তিত্বৰ বিকাশ নঘটিলে সেই শিশুই ভৱিষ্যৎ জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিব নোৱাৰে। মানৱ জীৱনৰ সফলতা অৰ্জনৰ যি মল মন্ত্ৰ তাক নজনাৰ ফলতহে ই আধৰুৱা হৈ ৰৈ যায়। আজিৰ শিশুটিয়েই কাইলৈ এগৰাকী সু-নাগৰিক তথা ৰাষ্ট্ৰৰ ধৰণী স্বৰূপ। এওঁলোকেই দেশ, সমাজ তথা এখন বৃহৎ ৰাষ্ট্ৰৰ গুৰি ধৰে। দেশৰ গুৰি ধৰোঁতা এই মানৱ শিশুটিৰ। ভৱিষ্যৎ লালন-পালন, শিক্ষা-দীক্ষা, স্বভাৱ চৰিত্ৰ, জ্ঞান আৰু মানসিক বিকাশৰ সকলো কথাই নিৰ্ভৰ কৰে ঘৰখনৰ পৰিৱেশ আৰু নৈতিক শিক্ষাৰ ওপৰত। ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ মুকলি সভা আৰু বঁটা বিতৰণী সভাত বিদ্যালয় খনৰ বাৰ্ষিক মুখপত্ৰ 'অংকুৰ' উন্মোচন কৰি উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলক উদ্দেশ্য এনেদৰে কয় অসম সাহিত্য সভাৰ উপ-সভাপতি মূণালিনী দেৱীয়ে। আনহাতে, মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° যোগেন চন্দ্ৰ

কলিতাই কয়, নতুন প্ৰজন্মৰ সৰ্বাংগীণ উন্নতিৰ বাবে শিক্ষকসকল আমাৰ সমাজৰ পথ পদৰ্শক হওক। ড° কলিতাই শিক্ষা সম্পৰ্কে য়ুনেস্কৰৰ ব্যাখ্যা আগবঢ়াই কয় যে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰী গুণগত শিক্ষাৰে শিক্ষিত হৈ আহি থকা সময়ত ভৱিষাতে প্রতিজনেই আর্থিকভারে উৎপাদনশীল হ'ব লাগিব। অভিভাৱক উদ্দেশ্য কয় যে মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা জিএমবি টিউটৰিয়েল হোমৰ সঞ্চালক গিৰীশ মল্ল বৰুৱাই বিদ্যালয়ত পঢ়ি থকা সময়ত শিক্ষকসকলৰ পৰা পোৱা দিহা-পৰামৰ্শ, সৰু সৰু ঘটনা, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ জীৱনত শিক্ষকৰ ভূমিকা সম্পৰ্কে অৱগত কৰি ভাষণ দিয়ে। সভাত বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰীয়ে বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অসমীয়া আৰু বড়ো ভাষাত এটি ৰসাল অথচ গুৰুত্বপূৰ্ণ ভাষণ দিয়ে ৷ বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক কন্দৰ্প কলিতাই আঁত ধৰা মুকলি আৰু বঁটা বিতৰণী সভাখন সঞ্চালনা কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতাই। কমেন বড়ো, নিৰূপম চৌধুৰী, অনিতা দেৱী, সভাত পৰিচালনা উন্নয়ন সমিতিৰ উপ-সভাপতি

চোৰাং সৰবৰাহকাৰী দুজনক গোসাঁইগাঁও থানাত চমজাই

দিয়াৰ বিপৰীতে গৰু চাৰিটা গ্ৰাহামপুৰ আৰক্ষী চকীলৈ

নিয়ে। আজি উক্ত গৰু চাৰিটাক স্থানীয় খোৱাৰত জমা

দিয়াৰ বিপৰীতে গোসাঁইগাঁও থানাত এটা গোচৰ পঞ্জীয়ন

কৰি গৰু সৰবৰাহকাৰী দুজনক কোকৰাঝাৰ আদালতৰ

জৰিয়তে জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে আটক কৰা

গৰুৰ চোৰাং ব্যৱসায়ী ইউনুছ আলী শ্বেখৰ ঘৰ ধুবুৰী জিলাৰ

তামাৰহাট থানাৰ অন্তৰ্গত ধুতুৰামাৰী গাঁৱত আৰু মিজানুৰ

খানৰ ঘৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ঝাউপসাবাৰী গাঁৱত।

উল্লেখ্য যে পশুধনৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অসম চৰকাৰ

তথা আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও

এচাম গো- ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন

কৌশল অৱলম্বন কৰি বাংলাদেশলৈ গৰু সৰবৰাহ কৰি

Dated: 23.12.2022

স্থানঃ মুম্বাই

তাৰিখঃ ০২ জানুৱাৰী, ২০২৩

ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে।

বিশিষ্ট সমাজকর্মী বর্ষীয়ান ভুৱনেশ্বৰ শর্মা, সাংস্কৃতিক কৰ্মী প্ৰভাত শৰ্মা, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি জগত তালুকদাৰ, উপ-সভাপতি ৰাতুল চন্দ্ৰ ডেকা, জ্যেষ্ঠ নাগৰিক ললিতমল্ল বৰুৱা আদি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰীসকলে এটি আৰম্ভণি গীতৰে সভাখন প্ৰাণৱন্ত কৰি তোলে। ছাত্ৰ একতা সভাৰ সম্পাদিকা মেঘৰঞ্জনী পাঠকে অতি সুন্দৰকৈ প্ৰতিবেদন পাঠ কৰাৰ পিছতে বিদ্যালয়খনৰ এখন ছবি সম্বলিত প্ৰতিবেদন পাঠ কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে। বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতা, সুকুমাৰ প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণ কৰে বিশিষ্ট অতিথিসকলে। বঁটা বিতৰণী অনুষ্ঠানটো পৰিচালনা কৰে ছাত্ৰ একতা সভাৰ সভাপতি দ্বিপেন বৈশ্য, শিক্ষক কন্দৰ্প কলিতা, বীৰেন চন্দ্ৰ শৰ্মা, ছাহজাহান আনচাৰী, ধনজিৎ ডেকা, কল্পজ্যোতি দাস, বলেন বড়ো, ধৰণীধৰ বসুমতাৰীয়ে

নাজিৰাৰ বিহুবৰ ৰঙাজানত অগ্নিকাণ্ড জুইত জাহ গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ, সম্পত্তি

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, **৩ জানুৱাৰী ঃ** আজি বিয়লি প্ৰায় ৩.৩০ বজাত নাজিৰাৰ বিহুবৰ থানাৰ অন্তৰ্গত ৰঙাজানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ। শোভান আলী আৰু চিৰাজুদ্দিন আহমেদ নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হোৱাৰ উপৰি আব্দুল হুছেইন নামৰ ব্যক্তিজনৰ ঘৰতো অগ্নিয়ে ক্ষতি কৰে। শিৱসাগৰ, নাজিৰা আৰু অ'এনজিচিৰ চাৰিখনকৈ অগ্নিনিৰ্বাপক গাড়ীৰ সহায়ত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও শোভান আলী আৰু চিৰাজুদ্দিন আহমেদৰ ঘৰ আৰু সা-সম্পত্তি অগ্নিত সম্পূৰ্ণ ৰূপে জাহ যায়। শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতি, দিহিংমুখৰ লাইবিল মথাউৰি ভয়াৱহ ৰূপী ৭ জানুৱাৰীত বিশাল ৰাজহুৱা সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিমৌ, ৩ জানুৱাৰী ঃ ডিমৌৰ সমীপৰ নিতাইপুখুৰীৰ দিহিংমুখৰ

জৰাজীৰ্ণ মথাউৰিৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত শংকিত হৈছে বৃহত্তৰ দুটাকৈ মৌজাৰ ৰাইজ। ইতিমধ্যে উক্ত মথাউৰি মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ মিছা প্ৰতিশ্ৰুতিৰে দুটাকৈ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিজেপি চৰকাৰৰ বিভাগীয় মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জনসাধাৰণ। গত উপ-নিৰ্বাচনৰ অগা-পিছাকৈ এগৰাকী বিভাগীয় ঠিকাদাৰে বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত দুৰ্নীতিৰে মথাউৰি নিৰ্মাণ কালত মথাউৰিৰ কাষত জাপি দিয়া বস্তাৰ ভিতৰত মাটিৰ সলনি বস্তা ওলোৱাৰ পিছতে উক্ত কামত দুৰ্নীতি সংঘটিত হোৱা ভয়াৱহ কেলেংকাৰি উন্মোচিত হয়। ইয়াৰ পিছতে বিভাগীয় কেইজনমান কৰ্মচাৰীক কামৰ পৰা নিলম্বিত কৰি সম্পূৰ্ণ কাম আধৰুৱা ৰাখে। আগন্তুক বাৰিষা আহিলেই ভয়াৱহ বিপদৰ উমান পাইছে মৌজা দটাৰ জনতাই। আজিও সম্পূৰ্ণ নহ'ল মথাউৰি নিৰ্মাণৰ কাম। বৰ্তমান এক ভয়াৱহ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা উক্ত মথাউৰি পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ দাবীৰে ৭ জানুৱাৰীত দিহিংমখৰ লাইবিলত দিনৰ ১২ বজাত এখন বিশাল ৰাজহুৱা সভা আহান কৰিছে।

এমিনেছ & প্লাপ্টিছাইজার্ছ লিমিটেড

জিএছ ৰোড, গুৱাহাটী-৭৮১ ০০৮, অসম ক'ৰ্পৰেট কাৰ্যালয় ঃ ডি/৬ শিৱসাগৰ ইষ্টেট , ড° এন্নি বেছাণ্ট ৰোড, উৰ্লি,

মুম্বাই- ৪০০ ০১৮, ফোন ঃ ০২২ ৬২২১১০০০ আই এন ঃ এল২৪২২৯এএছ১৯৭৩পিএলচি০০১৪৪৬ ঃ বেৱচাইট ঃ www.a:

(কোম্পানীৰ ইকুইটি শ্বেয়াৰ হল্ডাৰসকলৰ মনোযোগৰ বাবে)

বিষয়ঃ কোম্পানীৰ ইকুইটি শ্বেয়াৰ হস্তান্তৰ হ'ব ইনভেক্টৰ এডুকেচন এণ্ড প্ৰটেকচন ফাণ্ড (আইইপিএফ)লৈ এই জাননী প্ৰকাশ কৰা হৈছে ইনভেষ্টৰ এড়কেচন এণ্ড প্ৰটেকচন ফাণ্ড কৰ্তৃপক্ষ (একাউণ্টিং, অভিট, ট্ৰেন্সফাৰ এণ্ড ৰিফাং এই জানদা প্ৰকাশ কৰা (হ'ছে নেভেপ্তৰ এডুকেচন এত প্ৰত্যেক্চন ধাৰ ক'পুৰণ'ন (এবাডাণ্ড', আড়চ, ট্ৰেপটাৰ এড বিখাৰ) ৰুলাহ-২০১ অনুসৰি যোনোৰে সংশোধিত হৈছে 'আইইগিএছ ৰুলাহ') ডিন্ত বিধিত, আনানা বিষয়বন্ধৰ ডিতৰত, সাধিত আছে সকলো শ্বেয়াৰ হন্তান্তৰ কৰিবলৈ, যিবোৰৰ ডিভিডেণ্ট আদায় দিয়া হোৱা নাই বা একেৰাহে সাত বছৰ বা ততোধিক সময়ৰ বাবে দাবী ৰুলা নাই, সেইসমূহ ইনভেন্তৰ এডুকেচন এঙ প্ৰটেক্চন ফণ্ড (আইইগিএফ ক'পুনক'ল) ইআইপিএফ বিধিৰ আবশাকতা অনুসৰি, কোম্পানীয়ে ইতিমধ্যে আইইপিএফ কৰ্তৃপক্ষলৈ হন্তান্তৰ কৰিছে নিৰ্ধাণিত তাৰিখ সাপেকে, সকলোবোৰ শ্বেয়াৰ যিসমূহৰ ডিভিডেণ্ট আছে বিত্তীয় বৰ্ষ ২০১৪-১৫ বা তাৰ পূৰ্বে আদায় নিদিয়াকৈ বা একেৰাহে

তিবছৰ বা ততোধিক সময়ৰ বাবে দাবী নকৰাকৈ। কোম্পানীয়ে বৰ্তমান ২৮ ডিচেম্বৰ, ২০২২ৰ জাননী অনুসৰি ব্যক্তিগতভাৱে নংশ্লিষ্ট শ্বেয়াৰ হল্ডাৰসকলৰ সৈতে যোগাযোগ কৰিছে, যিসকলৰ শ্বেয়াৰসমূহ আইইপিএফ কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰা হ'

সংগ্ৰাপ্ত শ্বেয়াৰ হ'ভাৰসকলৰ সৈতে যোগাযোগ কাৰছে, যেসকলৰ শ্বেয়াৰসমূহ আহহাগএফ কডুপকলে হস্তান্তৰ কৰা হ'বিট্টীয় বৰ্ষ ২০২-১৪ত উপযুক্ত পদক্ষেপ্ত গ্ৰহণৰ উচ্চেশ্যৰে। কোম্পানীয়ে তেনেধৰণৰ শ্বেয়াৰ হ'ভাৰসকলৰ সৰিশেষ আপলোভ কৰিছে আৰু আইইপিএফলৈ হস্তান্তৰ কৰিব লগা শ্বেয়াৰসমূহ ইয়াৰ বেংবান্তটি www.amines.com তা শ্বেয়াৰ হ'ভাৰসকলক অনুৰোধ কৰা হ'ল প্ৰসংগ উল্লেখ কৰিবলৈ বেব লিংব http://www.amines.com/cepf.html যাতে ভিভিডেণ্টন সবিশেষ অনাদায় শ্বেয়াৰসমূহৰ তথা লাভ কৰে, যিসমূয আইইপিএফ কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰা হ'ব।


আহ্বেসিএফ কড়পক্ষলে হজ্যন্ত কৰা হ'ব। গোৱাৰ হ'ভাৰসকলে উল্লেখ কৰিব নে দুয়োটা ক্ষেত্ৰত দাবীবিহীন ডিভিডেণ্ট আৰু হস্তান্তৰ কৰা শ্বেয়াৰ আইইপিএফ কৰ্তুপক্ষলৈ, লগতে সংশ্লিষ্ট শ্বেয়াৰসমূহৰ পৰা লাভ কৰা সকলো লাভাংশ, যদিহে থাকে, তেতিয়া ঘূৰাই বিচাৰি দাবী কৰিব পাৰিব আইইপিএফ কৰ্তুপক্ষৰ পৰা সংশ্লিষ্ট বিধিৰ অধীনত উপযুক্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত। লগতে এই কথাও উল্লেখ কৰিব লাগিব যে কোম্পনীৰ বিকলে কোনােধৰণৰ দাবী দাখিল কৰা নাই দাবীবিহীন ডিভিডেণ্ট আৰু হস্তান্তিত শ্বেয়াৰক কাৰণে আইইপিএফলৈ, সংশ্লিষ্ট আইইপিএফ বিধি অনুসৰি। শ্বেয়াৰ হম্ভাৰসকলে দাবী কৰিব পাৰিব দুয়োটা দাবীবিহীন ডিভিডেণ্ট আৰু হস্তান্তৰ্ভ ধয়াৰ ডিমেট একাউণ্টলৈ আইইপিএফ কৰ্তৃপক্ষ, অনলাইন আবেদন আইইপিএফ কৰ্তৃপক্ষলৈ দাখিল কৰি য'ত সবি*শে*

ধেয়াৰ। ভিনেচ অভান্তততে আহ্যাপএক কণ্ডপক, ভালতাহন আবেশন আহ্যাপএক কণ্ডপকলে পা।থল কাৰ ব'ত সাবনেও উপলব্ধ আছে সেজে স্পোচিৰ চুক্ত সোনা সংশ্লিষ্ট শ্লেয়াৰ হম্ভাৰসকলে, যিসকলে ফিজিকেল ফৰ্মত শ্লেয়াৰ আহৰন কৰিছে আৰু যিসকলৰ শ্লেয়াৰ আইইপিএফ কণ্ডপকলৈ স্থানাস্থিতি হৈছে, তেওঁলোকে লক্ষ্য কৰিব যে কোম্পানীয়ে নতুন শ্লেয়াৰ চাটিফিকেট প্ৰদান কৰিব পূৰ্বৰ অৰিজিনেল শ্লেয়াৰ স্থাটিফিকেটৰ বিপৰীতে, যিসমূহ তেওঁলোকৰ হাতত আছে ডিমেটেৰিয়েলাইজেচন এণ্ড ট্ৰেম্পান অ শ্লেয়াৰ আইইপিএফ কণ্ডপকলৈ সংশ্লিষ্ট বিধি অনুসৰি আৰু তেনেধৰণৰ জাননীৰ ভিত্তিত। অবিজিনেল চাটিফিকেটসমূহ য'ত তেওঁলোকৰ নাম পঞ্জীয়ন হৈ আছে, সেইসমূহ স্বয়ংক্ৰিয়াভাৱে বাতিল হৈ পৰিব আৰু আলোচনাৰ বাবে অযোগ্য প্ৰতিপন্ন হ'ব। শ্লেয়াৰ হম্ভাৰসকলে উল্লেখ কৰিব যে আপলোঁড কৰা সৰিশেষ, কোম্পানীৰ দ্বাৰা, নিজৰ ৱেবছাইটত, সেয়া গণ্য কৰা হ'ব যথাযথ জাননী হিচাপে নতুন চাৰ্টিফিকেট কোম্পানীৰ দ্বাৰা জাৰি কৰাৰ সময়ত, খোয়াৰসমূহ আইইপিএফ কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰাৰ বিষয়ত বিধি

্বনে। পিহে কোম্পানীয়ে সপ্লেষ্ট শেয়াৰ হম্ভাৰসকলৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰে ৫ এপ্ৰিল, ২০২৩লৈকে, তেতি চাম্পানীয়ে উক্ত আইনৰ আধাৰত আইইপিএফ কৰ্তৃপক্ষলৈ সংশ্লিষ্ট তাৰিখত ডিমেটেৰিয়েলাইজ আৰু শেয়াৰ হস্তান্তৰ কৰি 'ৰ্পৰেটৰ পদক্ষেপৰ ভিত্তিত আৰু সংশ্লিষ্ট তাৰিখত আৱশ্যক হোৱা বিধি অনুসৰি যদিহে উক্ত বিষয়ত আৰু উক্ত বিধি সম্পৰ্কত শ্বেষ্ণাৰ হ'ভাৰসকলৰ কিবা আপত্তি থাকে, তেওঁলোকে যোগাযোগ কৰিব পাৰিৎ শ্ৰীমতী চেতনা বাদ্বানিয়াৰ সৈতে, আৰক্ষিত কাৰ্যবাহী, লিংক ইন টিছম ইথিমা প্ৰাৰ্গলঃ, কোম্পানীৰ শ্বেষ্ণাৰ ট্ৰেন্সলৰ এজেণ্ট ঠিকনা ঃ টি-১০১, ২৪৭ পাৰ্ব, এলবিঞ্জ মাৰ্ব, ভিৰুজনী (পশ্চিম), মুম্বাই-৪০০০৮৩, টেলিফোন ঃ ০২২ ৪৯১৮৬০০০ ফেক্স-০২২ ৪৯১৮৬০৬০; ই-মেইল ঃ iepf.shares@linkintime.co.in।

এমিনেছ এণ্ড প্লাষ্টিছাইজাৰ্ছ লিমিটেডৰ হৈ স্বাক্ষৰ/- অজয় পৰাণিক সভাপতি (লিগেল) আৰু কোম্পানী সচিব

এফচিএছ ৪২৮৮



ADMISSION OPEN FOR 2022-23

OUR COURSES

- ♦ B Pharm ♦ BSc Nursing
- ❖ D Pharm ❖ GNM
- ❖ B Pharm (Lateral)
- Master in Hospital Administration

